

Total No. of Printed Pages—12

1 SEM FYUGP GEC MTH 1 (A/B)

2023

(December)

MATHEMATICS

(Generic Elective Course)

Paper : GECMTH-1

Full Marks : 80

Pass Marks : 24

Time : 3 hours

The figures in the margin indicate full marks
for the questions

Paper : GECMTH-1A

(Foundation in Mathematics—I)

1. (a) সংস্থতি $A = \{x : x$ এটা 30-এর মৌলিক উৎপাদক} ব
মৌলসমূহ লিখা।

1

Write the elements of the set $A = \{x : x$ is
a prime factor of 30].

- (b) $P \vee \sim P$ ব সত্যতা মান লিখা, য'ত P এটা উক্তি।

1

Write the truth value of $P \vee \sim P$, where P
is a statement.

- (c) সমীকরণ $x^2 - 5x + 6 = 0$ ব মূলৰ সংস্থতিটো লিখা।

2

Write the solution set of the equation
 $x^2 - 5x + 6 = 0$.

(2)

- (d) ধৰা হ'ল $A = \{1, 2, 3, 4\}$ আৰু $B = \{2, 4, 5, 6\}$.
 $A \cap B$ নিৰ্ণয় কৰা। 2
 Let $A = \{1, 2, 3, 4\}$ and $B = \{2, 4, 5, 6\}$.
 Find $A \cap B$.
- (e) সংহতি $\{x\}$ ৰ সকলোবোৰ উপসংহতি লিখা। 2
 Write all the subsets of the set $\{x\}$.
- (f) দ্বিতীয়ৰ সত্যতা তালিকা লিখা। 3
 Write truth table for biconditional.
- (g) দেখুওৱা যে, যদি $A \cup B = A \cap B$, তেন্তে $A = B$. 4
 Show that, if $A \cup B = A \cap B$, then $A = B$.
 অথবা / Or
 $P \vee \sim Q$ ৰ সত্যতা তালিকা গঠন কৰা, য'ত P আৰু
 Q দুটা উক্তি।
 Construct the truth table for $P \vee \sim Q$,
 where P and Q are two statements.
2. (a) প্ৰতিকে সমস্থাই এটা ফলন। সঁচ নে মিষ্য উল্লেখ কৰা। 1
 Every relation is a function. State True or False.
- (b) ধৰা হ'ল $A \times B = \{(p, q), (p, r)\}$. সংহতি A নিৰ্ণয় কৰা। 1
 Let $A \times B = \{(p, q), (p, r)\}$. Find the set A .

(Continued)

(3)

- (c) ধৰা হ'ল $A = \{1, 2, 3\}$, $B = \{a, b\}$. $A \times B$ নিৰ্ণয় কৰা। 3
 Let $A = \{1, 2, 3\}$, $B = \{a, b\}$. Find $A \times B$.
- (d) ধৰা হ'ল $A = \{1, 2, 3\}$, $B = \{5, 7, 9\}$. $A \times B$ ৰ থকা মৌলিক সংখ্যা লিখা। 2
 Let $A = \{1, 2, 3\}$, $B = \{5, 7, 9\}$. Write the number of elements in $A \times B$.
- (e) এটা ফলন f ৰ $f(x) = x + x^3$ ৰ দ্বাৰা সংজ্ঞাবদ্ধ কৰা হৈছে। $f(1)$ আৰু $f(-1)$ নিৰ্ণয় কৰা। 2
 A function f is defined by $f(x) = x + x^3$.
 Find $f(1)$ and $f(-1)$.
- (f) ফলন $f(x) = -|x|$ ৰ আদিক্ষেত্র আৰু পৰিসৰ নিৰ্ণয় কৰা। 3
 Find the domain and range of the function $f(x) = -|x|$.
- (g) ধৰা হ'ল $f(x) = x^2$ আৰু $g(x) = 2x$. $f(g(x))$ নিৰ্ণয় কৰা। 3
 Let $f(x) = x^2$ and $g(x) = 2x$. Find $f(g(x))$.
 অথবা / Or

$$f(x) = \frac{x^2 + 2x + 2}{x^2 + x - 2}$$
 ৰ আদিক্ষেত্র নিৰ্ণয় কৰা।
 Find the domain of $f(x) = \frac{x^2 + 2x + 2}{x^2 + x - 2}$.

(4)

- (h) দেখুওৱা যে $f: R \rightarrow R$, $f(x) = 3x$ বে সংজ্ঞাবদ্ধ এটা এক-একেকী ফলন।

3

Show that $f: R \rightarrow R$, given by $f(x) = 3x$ is an one-one and onto function.

অথবা / Or

ধৰা হ'ল $f(x) = x^2$ আৰু $g(x) = \sin x$. $f \circ g$ (2) নিৰ্ণয় কৰা।

Let $f(x) = x^2$ and $g(x) = \sin x$. Find $f \circ g$ (2).

- (i) ধৰা হ'ল $f(x) = \frac{x}{x+3}$. ফলন f বে প্ৰতিলোম নিৰ্ণয় কৰা।

3

Let $f(x) = \frac{x}{x+3}$. Find the inverse of the function f .

- (j) দেখুওৱা যে বিয়োগ আৰু হৰণ N ত বৈতন সংক্ৰিয়া নহয়।

4

Show that subtraction and division are not binary operation on N .

3. (a) $\frac{d}{dx} (\cos x)$ বে মান লিখা।

1

Write the value of $\frac{d}{dx} (\cos x)$.

(5)

- (b) $\int dx$ বে মান লিখা।

1

Write the value of $\int dx$.

- (c) $\frac{d^2y}{dx^2}$ বে মান নিৰ্ণয় কৰা, যদি $y = \sin 3x$.

2

Find $\frac{d^2y}{dx^2}$, if $y = \sin 3x$.

- (d) $\int_2^3 \frac{dx}{x}$ বে মান নিৰ্ণয় কৰা।

2

Find $\int_2^3 \frac{dx}{x}$.

3

- (e) মান নিৰ্ণয় কৰা (যি কোনো এটা) :
Evaluate (any one) :

(i) $\frac{d}{dx} (\sin x \cos x)$

(ii) $\frac{d}{dx} (\tan x - e^{x^2})$

- (f) মান নিৰ্ণয় কৰা (যি কোনো এটা) :
Evaluate (any one) :

(i) $\lim_{x \rightarrow 2} \frac{x^3 - 3x^2}{x^2 - 5x + 6}$

(ii) $\lim_{x \rightarrow 1} \frac{x^{10} - 1}{x^8 - 1}$

3

(6)

- (g) ফলন $f(x) = x + 1$ ব $x = 1$ ত অনবিচ্ছিন্নতা পরীক্ষা কৰা।

3

Check the continuity of the function $f(x) = x + 1$ at $x = 1$.

অথবা / Or

মান নির্ণয় কৰা :

Evaluate :

$$\int x \sec^2 x^2 dx$$

- (h) দেখুওৱা যে প্রত্যেক অবকলনীয় ফলন অনবিচ্ছিন্ন।

5

Show that every differentiable function is continuous.

4. সমাধান কৰা (যি কোনো চাবিটা) :

$5 \times 4=20$

Solve (any four) :

$$(a) \frac{dy}{dx} = \frac{1+y^2}{1+x^2}$$

$$(b) \frac{dy}{dx} = (9x+y+1)^2$$

$$(c) (x^2 + y^2) dy = xy dx$$

$$(d) x \frac{dy}{dx} + 2y = x^4$$

$$(e) \frac{dy}{dx} = x^3 y^3 - xy$$

$$(f) \frac{d^2y}{dx^2} - 5 \frac{dy}{dx} + 6y = 0$$

24P/495

(Continued)

(7)

Paper : GECMTH-1B

(History of Mathematics)

1. সঠিক বিকল্প বাছনী কৰা :

$1 \times 6 = 6$

Choose the correct option :

- (a) তলৰ কোনজন লেখকে ‘অর্থশাস্ত্র’ লিখিছে?

Which of the following authors write Arthashastra?

(i) অশোক
Ashoka

(ii) পানিনি
Panini

(iii) কৌটিল্য
Kautilya

(iv) পতঞ্জলী
Patanjali

- (b) প্রাচীন ভারতৰ দশমিক স্থান মূল্য ব্যবহাত কিমান চিহ্ন আছে?

How many symbols are there in ancient India's decimal place value system?

(i) 5

(ii) 9

(iii) 10

(iv) ওপৰৰ এটাৰ নহয়
None of the above

24P/495

(Turn Over)

(8)

(c) ইউক্লিডের *Elements* লিখিত করা হৈছে
Euclid's *Elements* is a work in

(i) ১২খন কিতাপত
12 books

(ii) ১৩খন কিতাপত
13 books

(iii) ১০খন কিতাপত
10 books

(iv) ১খন কিতাপত
1 book

(d) ইউক্লিড আছিল এজন প্রাচীন
Euclid was an ancient

(i) গ্রীক গণিতজ্ঞ
Greek mathematician

(ii) ইঞ্জিনীয় গণিতজ্ঞ
Egypt mathematician

(iii) চাইনাৰ গণিতজ্ঞ
Chinese mathematician

(iv) ওপৰৰ এটাৱ নহয়
None of the above

(9)

(e) তলৰ কোন জন লেখকে 'লীলাবতী' লিখিছে?

Which of the following authors wrote
Lilavati?

(i) ভাস্কুলাচার্য
Bhaskaracharya

(ii) আর্যভট্ট
Aryabhatta

(iii) ব্ৰহ্মগুপ্ত
Brahmagupta

(iv) ওপৰৰ এজনো নহয়
None of them

(f) 'সহস্র' শব্দৰ অর্থ কি?

What is the meaning of the term
'Sahasra'?

(i) এশ
Hundred

(ii) হাজাৰ
Thousands

(iii) দহ হাজাৰ
Ten thousand

(iv) এক লাখ
One lakh

(10)

2. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া : $8 \times 3 = 24$

Answer any three of the following questions :

- (a) প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱহাৰত গণিতৰ ভূমিকা ব্যাখ্যা কৰা।

Explain the role of mathematics in the ancient Indian education system.

- (b) প্ৰাচীন ভাৰতত ব্যৱহাৰত সংখ্যা লিখাৰ পুৰণি পদ্ধতিৰ দাবা সংখ্যা লিখাৰ নতুন ব্যৱহাৰটো কেনেদৰে প্ৰভাৱিত হৈছে, সেই বিষয়ে বৰ্ণনা কৰা।

Describe how the new system of writing numbers is influenced by the old systems of writing numbers used in ancient India.

- (c) এটা উদাহৰণেৰে শাদুৰ বৰ্গৰ বৰ্ণনা কৰা।

Describe magic square with an example.

- (d) তলত দিয়া উক্তিটো ব্যাখ্যা কৰা :

“এটা বৃত্তক দুখন ধনু ক্ষেত্ৰত ভাগ কৰা পাছত, বৃত্তত দুয়োড়ল কাঁড়ৰ গুণফল হ'ল বৃত্তটো ভাগ কৰা জ্যা ডালৰ দৈৰ্ঘ্যৰ আধাৰ বৰ্গ।”

Explain the following statement :

In a circle, the product of both arrows is the square of the half-chord, certainly, for two bow fields.”

(11)

3. তলৰ যি কোনো পাঁচটা প্ৰশ্নৰ উত্তৰ দিয়া : $10 \times 5 = 50$

Answer any five of the following questions :

- (a) হিন্দু গণিতৰ পৰিসৰ আৰু বিকাশৰ বিষয়ে বহলাই লিখা।

Write in detail about the scope and development of Hindu mathematics.

- (b) প্ৰাচীন ভাৰতত সংখ্যাগত প্ৰতীকবাদৰ বিকাশৰ বিষয়ে বৰ্ণনা কৰা।

Describe the development of numerical symbolism in ancient India.

- (c) হিন্দু সাহিত্যত হান মূল্য সংকেতৰ ব্যৱহাৰৰ বিষয়ে বৰ্ণনা কৰা।

Describe the use of place value notation in Hindu literature.

- (d) প্ৰমাণ কৰা (পাইথাগোৰাচৰ উপপাদ্যৰ ইউক্লিডৰ সংস্কৰণ) :

সমকেণীয় ত্ৰিভুজত অতিভুজৰ ওপৰত থকা বৰ্গটো বিপৰীত বাহুৰ ওপৰত থকা বৰ্গৰোৱাৰ যোগফলৰ সমান।

Prove (Euclid's version of the Pythagorean theorem) :

In right-angled triangle, the square on the hypotenuse is equal to the sum of the squares on the legs.

- (e) প্ৰমাণ কৰা :

আৰ্কিমিডিচৰ অনুসাৰে π ৰ এটা উন্নত আনুমানিক মান $3\frac{1}{7}$.

(12)

Prove :

A standard approximation value for π is $3\frac{1}{7}$, according to Archimedes.

(f) গাণিতিক জ্ঞান ভারতলৈ আৰু ভাবতৰ পৰা কেনেকৈ সংশ্লিষ্ট হৈছে, সেই বিষয়ে বাবা কৰা।

Explain how mathematical knowledge is transmitted to and from India.

(g) প্ৰমাণ কৰা :

বৈধিক ডাইফ'ফেন্টাইল সমীকৰণ $ax + by = c$ ৰ
সমাধান থাকিব যদি আৰু যদিহে $d \mid c$ হয়, য'ত
 $d = \text{gcd}(a, b)$. যদি (x_0, y_0) এই সমীকৰণটোৱ এটা
বিশেষ সমাধান হয়, তেন্তে বাকী সকলো সমীকৰণবোৰ
 $x = x_0 + \frac{b}{d}t$ আৰু $y = y_0 - \frac{b}{d}t$ ৰ দ্বাৰা পাই,
কিছুমান অখণ্ড সংখ্যা t ৰ বাবে।

Prove :

The linear Diophantine equation $ax + by = c$ has a solution if and only if $d \mid c$, where $d = \text{gcd}(a, b)$. If (x_0, y_0) is any particular solution of this equation, then all other equations are given by $x = x_0 + \frac{b}{d}t$ and $y = y_0 - \frac{b}{d}t$, for some integer t .

